

Total number of printed pages-15

4 (Sem-4/CBCS) SEC1/2 (E-COM/E-FR)

2022

COMMERCE

(Skill Enhancement Course)

Answer the Questions from any one Option.

OPTION - A

(E-Commerce)

Paper : COM-SEC-4014

OPTION - B

(E-Filing of Returns)

Paper : COM-SEC-4024

Full Marks : 50

Time : Two hours

**The figures in the margin indicate
full marks for the questions.**

Answer **either** in English **or** in Assamese.

Contd.



OPTION - A

Paper : COM-SEC-4014

(E-Commerce)

1. Answer **any four** from the following :
1×4=4

নিম্নলিখিতবোৰৰ পৰা যিকোনো চাৰিটাৰ উত্তৰ দিয়া :

(i) E-Commerce refers to
ই-কমাৰ্চে বুজায়

- (a) buying products
সামগ্ৰী ক্ৰয় কৰা
- (b) selling services
সেৱাসমূহ বিক্ৰী কৰা
- (c) selling products
সামগ্ৰী বিক্ৰী কৰা
- (d) All of the above
এই সকলোবোৰ

(ii) Which segment focuses on consumers
dealing with each other ?
কোনটো খণ্ডই গ্ৰাহকসকলে ইজনে সিজনৰ সৈতে লেনদেন
কৰাত গুৰুত্ব দিয়ে ?

- (a) C2C
চিহিচি
- (b) B2B
বিহিবি

- (c) C2B
চিহিবি
- (d) P2P
পিহিপি

(iii) Electronic commerce can increase sale
and _____ costs. (Fill in the blank)

ইলেক্ট্ৰনিক বাণিজ্যই বিক্ৰী বৃদ্ধি কৰিব পাৰে আৰু ব্যয়
_____। (খালী ঠাই পূৰণ কৰা)

(iv) IP stands for
আইপি ৰ অৰ্থ হৈছে

- (a) Internet Protocol
ইণ্টাৰনেট প্ৰটোকল
- (b) Internet Programming
ইণ্টাৰনেট প্ৰগ্ৰামিং
- (c) Internal Program
আভ্যন্তৰীণ কাৰ্যসূচী
- (d) Intra Program
ইণ্ট্ৰা প্ৰগ্ৰাম

(v) Internet is owned by
ইণ্টাৰনেট মালিকানাধীন

- (a) Microsoft Corporation
মাইক্ৰছফ্ট কৰ্পোৰেচনৰ
- (b) Tata play
টাটা প্লেৰ



(c) Facebook

ফেচবুক

(c) None of the above

এইবোৰৰ কোনেও নহয়

(vi) E-payment is doing payment _____.

(Fill in the blank)

ই-পৰিশোধ হৈছে _____ মাধ্যমৰ জৰিয়তে কৰা পৰিশোধ।

(খালী ঠাই পূৰণ কৰা)

(vii) E-marketing provides

ই-মাৰ্কেটিঙে প্ৰদান কৰে

(a) national coverage

ৰাষ্ট্ৰীয় কভাৰেজ

(b) local coverage

স্থানীয় কভাৰেজ

(c) global coverage

গোলকীয় কভাৰেজ

(d) None of the above

এইবোৰৰ একো নহয়

(viii) <BODY> is a _____ tag.

(Fill in the blank)

<BODY> এটা _____ টেগ।

(খালী ঠাই পূৰণ কৰা)

2. Answer **any three** :

2×3=6

যিকোনো তিনিটাৰ উত্তৰ লিখা :

(i) What is an e-business model ?

ই-ব্যৱসায়ৰ আৰ্হি কি ?

(ii) What is a digital signature ?

ডিজিটেল স্বাক্ষৰ কি ?

(iii) State few advantages of web add.

ৱেব বিজ্ঞাপনৰ কেইটামান সুবিধা উল্লেখ কৰা।

(iv) Define e-wallet.

ই-ৱালেটৰ সংজ্ঞা দিয়া।

(v) What is cryptography ?

ক্ৰিপ্টোগ্ৰাফী কি ?

(vi) What is phishing ?

ফিছিং কি ?

3. Write short notes on : **(any two)**

5×2=10

চমু টোকা লিখা : (যিকোনো দুটা)

(i) E-commerce revenue model

ই-কমাৰ্চ ৰাজহ মডেল

(ii) Basic structure of a HTML page

এটা এইচটিএমএল পৃষ্ঠাৰ মৌলিক গাঁথনি

(iii) Technology used in e-commerce
ই-বাণিজ্যত ব্যৱহৃত প্ৰযুক্তি

(iv) Online banking
অনলাইন বেংকিং

(v) IT Act, 2000
আইটি এক্ট, 2000

(vi) Cryptography
ক্ৰিপ্টোগ্ৰাফী

4. Answer **any three** : $10 \times 3 = 30$

যিকোনো তিনিটাৰ উত্তৰ লিখা :

(i) Define lists. Explain different types of lists used in HTML with one simple example. $2+8=10$

তালিকাৰ সংজ্ঞা দিয়া। এটা সৰল উদাহৰণৰ সৈতে এইচটিএমএল-ত ব্যৱহৃত বিভিন্ন প্ৰকাৰৰ তালিকা বৰ্ণনা কৰা।

(ii) Write the salient features of the IT Act, 2000.

আইটি এক্ট, 2000-ৰ মুখ্য বৈশিষ্ট্যবোৰ লিখা।

(iii) What is online shopping ? Explain different steps involved in the online shopping process. $2+8=10$

অনলাইন শ্বপিং কি? অনলাইন শ্বপিং প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত বিভিন্ন পদক্ষেপবোৰ বৰ্ণনা কৰা।

(iv) What is electronic payment system ? Describe different methods of electronic payment system. $2+8=10$

ইলেক্ট্ৰনিক পৰিশোধ প্ৰণালী কি? ইলেক্ট্ৰনিক পৰিশোধ প্ৰণালীৰ বিভিন্ন পদ্ধতি বৰ্ণনা কৰা।

(v) Write about different factors involved in e-commerce website design.

ই-কমাৰ্চ ৱেবছাইট ডিজাইনত অন্তৰ্ভুক্ত বিভিন্ন কাৰকৰ বিষয়ে লিখা।

(vi) Write about different steps and techniques for promoting an e-commerce website.

ই-কমাৰ্চ ৱেবছাইট এটাৰ প্ৰচাৰৰ বাবে বিভিন্ন পদক্ষেপ আৰু কৌশলৰ বিষয়ে লিখা।

(vii) Describe e-commerce security threats.

ই-বাণিজ্য সুৰক্ষাৰ ভাবুকি বৰ্ণনা কৰা।

(viii) Describe the major e-commerce business models.

মুখ্য ই-কমাৰ্চ ব্যৱসায় মডেলবোৰ বৰ্ণনা কৰা।

OPTION - B

Paper : COM-SEC-4024

(E-Filing of Returns)

1. Say whether the following statements are **True or False : (any four)** $1 \times 4 = 4$

তলত দিয়া বিবৃতিসমূহ শুদ্ধ নে অশুদ্ধ কোৱা : (যিকোনো চাৰিটাৰ)

- (i) E-Filing is mandatory for a company.

এটা কোম্পানীৰ বাবে E-Filing বাধ্যতামূলক হয়।

- (ii) Filing of ITR is compulsory if a tax payer has deposited an amount of Rs. 1 crore or more in one or more than one current account.

যদি এজন কৰদাতাৰ কোনো এটা বা ততোধিক বেংকৰ চলিত একাউন্টত এক কোটি বা ততকৈ অধিক টকা জমা থাকে, তেনেক্ষেত্ৰত ITR দাখিল কৰাটো বাধ্যতামূলক হয়।

- (iii) A person can hold at least two PAN.

এজন ব্যক্তিয়ে অতি কমেও দুটা PAN ৰাখিব পাৰে।

- (iv) Assessment year is always a period of 12 months.

নিৰ্ধাৰণ বৰ্ষ সদাই 12 মাহৰ হয়।



- (v) For submitting Form 15G, the applicants must be below 60 years of age.

Form 15G জমা কৰাৰ বাবে আবেদনকাৰীৰ বয়স 60 বছৰৰ তলৰ হ'ব লাগিব।

- (vi) IGST is collected by State Government.

একীকৃত GST ৰাজ্য চৰকাৰে সংগ্ৰহ কৰে।

- (vii) GST signifies one state many tax.

GST য়ে এক ৰাজ্য বহু কৰ সূচাই।

- (viii) The burden of GST is borne by the consumer.

GST ৰ বোজা উপভোক্তাই বহন কৰে।

2. Answer **any three** of the following questions : $2 \times 3 = 6$

নিম্নলিখিত প্ৰশ্নৰ যিকোনো তিনিটাৰ উত্তৰ কৰা :

- (a) What is ITR-V ?


ITR-V কি?

- (b) What is digital signature certificate (DSC) ?

Digital signature certificate (DSC) কি?

- (c) What do you mean by total income ?

মুঠ আয় বুলিলে কি বুজা?



(d) Explain briefly about TAN.

TAN ৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা।

(e) What do you mean by Form 16A ?

16A প্ৰপত্ৰ বুলিলে কি বুজা ?

(f) Write short note on ITR-1.

ITR-1 ৰ ওপৰত চমু টোকা লিখা।

3. Answer the following questions : **(any two)**

5×2=10

তলৰ প্ৰশ্নৰ উত্তৰ লিখা : (যিকোনো দুটা)

(a) State *any five* differences between E-filing and manual filing of returns.

E-filing আৰু হস্তচালিত কৰ প্ৰতিবেদন দাখিল কৰাৰ মাজত থকা যিকোনো পাঁচটা পাৰ্থক্য লিখা।

(b) Mention *any five* disadvantages of manual filing of returns.

হস্তচালিত কৰ প্ৰতিবেদন দাখিল কৰাৰ যিকোনো পাঁচটা অসুবিধা উল্লেখ কৰা।

(c) Explain the structure of PAN.

PAN ৰ গঠন সম্পৰ্কে ব্যাখ্যা কৰা।

(d) Who are responsible for deducting tax at source ?

উৎসতে কৰ কৰ্তন কৰাৰ দায়িত্ব কাৰ ওপৰত অৰ্পণ কৰা হয় ?

(e) Write a short note on GSTR-1.

GSTR-1 ৰ ওপৰত চমু টোকা লিখা।

(f) Write the names of *any five* specified financial transactions in which quoting of PAN is mandatory.

যিকোনো পাঁচটা বিশেষ বিত্তীয় লেনদেনৰ নাম লিখা য'ত PAN উল্লেখ কৰাটো বাধ্যতামূলক।

4. Answer the following questions : **(any three)**

10×3=30

তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা : (যিকোনো তিনিটা)

(a) Mr. Raghab Baruah, aged 45 years, is employed in a public sector company.



During the previous year 2021-22, he received a basic salary of ₹1,00,000 p.m., dearness allowance 50% of basic salary, house rent allowance ₹40,000 p.m. and special allowance of ₹10,000 p.m. Mr. Baruah resides in a rented house at Guwahati and the rent paid by him is ₹30,000 p.m. He maintains a savings bank account with HDFC Bank and during the previous year 2021-22, ₹40,000 was credited in his bank account as interest.

During the previous year, he had paid ₹60,000 as life insurance premium and ₹25,000 as medical insurance premium through net banking.

Compute his tax liability if Mr. Baruah opts for old regime.

শ্রীমান বাঘৰ বৰুৱা, বয়স 45 বছৰ আৰু এটা ৰাজহুৱা প্ৰতিষ্ঠানত কৰ্মৰত। 2021-22 প্ৰাৰম্ভিক বৰ্ষত তেখেতে মূল দৰমহা প্ৰতি মাহে 1,00,000 টকা, মৰগীয়া বানচ মূল দৰমহাৰ 50%, ঘৰ ভাড়া ভাট্টা 40,000 টকা প্ৰতি মাহে আৰু বিশেষ ভাট্টা মাহে 10,000 টকা পায়। শ্রীমান বৰুৱাই গুৱাহাটীৰ এটা ভাড়া ঘৰত বাস কৰে আৰু প্ৰতি মাহে 30,000 টকা ভাড়া পৰিশোধ কৰে। তেখেতৰ HDFC বেংকত এটি সংঞ্চয় হিচাপ আছে আৰু যোৱা প্ৰাৰম্ভিক বৰ্ষ 2021-22 ত সূত্ৰৰ বাবদ 40,000 টকা জমা হয়।

তেখেতে জীৱন বীমা কিস্তি 60,000 টকা আৰু চিকিৎসা বীমাৰ বাবদ 25,000 টকা নেট বেংকিংৰ দ্বাৰা পৰিশোধ কৰে।

পূৰণি কৰ ব্যৱস্থাৰ অনুসাৰে শ্রীমান বৰুৱাৰ মুঠ কৰদায়ৰ পৰিমাণ নিৰ্দ্ধাৰণ কৰা।

(b) Write a note on various provisions of the new tax regime.

নতুন কৰ ব্যৱস্থাৰ বিধানসমূহ ব্যাখ্যা কৰি এটি টোকা লিখা।

- (c) Explain various types of TDS certificates along with their applicability and related provisions.

বিভিন্ন TDS certificates ৰ বিষয়ে উল্লেখ কৰি লগতে ইয়াৰ ব্যৱহাৰযোগ্যতা আৰু সম্পৰ্কীয় বিধানসমূহ বৰ্ণনা কৰা।

- (d) Explain the contents of Form 16.

Form 16 ৰ সূচীসমূহ বৰ্ণনা কৰা।

- (e) Explain various ways of verification of ITR submitted by an assessee.

ITR দাখিল প্ৰমাণ কৰাৰ বিভিন্ন পদ্ধতিসমূহ বৰ্ণনা কৰা।

- (f) Explain various ITR forms used by different types of assessees.

বিভিন্ন কৰদাতাই ব্যৱহাৰ কৰা বিভিন্ন ITR প্ৰপত্ৰসমূহৰ বিৱৰণ দিয়া।

- (g) What is E-filing ? Mention four advantages and four limitations of E-filing.

E-filing কি? E-filing ৰ চাৰিটা সুবিধা আৰু চাৰিটা সীমাবদ্ধতা উল্লেখ কৰা।

- (h) Write various steps of computation of total income.

মুঠ আয় নিৰ্ধাৰণ কৰাৰ বিভিন্ন স্তৰসমূহ লিখা।

